

Exchange of list of prisoners between India and Pakistan

January 01, 2022

ভাৰত আৰু পাকিস্তানৰ মাজত কয়দীৰ তালিকা বিনিময়

জানুৱাৰী 01, 2022

ভাৰত আৰু পাকিস্তানে আজি একে সময়তে নতুন দিল্লী আৰু ইছলামাবাদত কূটনৈতিক মাধ্যমৰ যোগেদি, নিজ নিজ জিম্মাত থকা অসামৰিক কয়দী আৰু মাছমৰীয়াৰ তালিকা বিনিময় কৰে। এয়া হৈছে 2008 চনৰ চুক্তিৰ চৰ্ত অৱলম্বন কৰি যাৰ অধীনত প্রতি বছৰে 1ম জানুৱাৰী আৰু 1ম জুলাইৰ দিনা এনে তালিকা বিনিময় কৰা হয়।

ভাৰতে পাকিস্তানক ভাৰতৰ জিম্মাত থকা 282জন পাকিস্তানী অসামৰিক কয়দী আৰু 73জন মাছমৰীয়াৰ তালিকা প্ৰদান কৰে। একেদৰে, পাকিস্তানে নিজৰ জিম্মাত থকা ভাৰতীয় বা ভাৰতীয় বুলি সন্দেহ কৰা 51জন অসামৰিক কয়দী আৰু 577জন মাছমৰীয়াৰ তালিকা প্ৰদান কৰে।

চৰকাৰে পাকিস্তানৰ জিম্মাৰ পৰা অসামৰিক কয়দী, নিৰুদ্দেশ ভাৰতীয় সুৰক্ষা কৰ্মী আৰু মাছমৰীয়াসকলৰ তেওঁলোকৰ নাওৰ সৈতে দ্ৰুত মুক্তি আৰু প্ৰত্যৰ্পণৰ আহ্বান কৰে। এই সন্দৰ্ভত, পাকিস্তানক আহ্বান জনোৱা হয় 02জন ভাৰতীয় অসামৰিক কয়দী আৰু 356জন ভাৰতীয় মাছমৰীয়াৰ মুক্তি আৰু প্ৰত্যৰ্পণ দ্ৰুত কৰিবলৈ যাৰ ৰাষ্ট্ৰীয়তা নিশ্চিত কৰা হৈছে আৰু পাকিস্তানক অৱগত কৰা হৈছে। তদুপৰি, পাকিস্তানক আহ্বান কৰা হৈছে পাকিস্তানৰ জিম্মাত থকা 182জন ভাৰতীয় মাছমৰীয়া আৰু ভাৰতীয় বুলি সন্দেহ কৰা 17জন অসামৰিক কয়দীক তাৎক্ষণিক দূতাবাসৰ উপলব্ধি প্ৰদান কৰিবলৈ।

চৰকাৰে লগতে পাকিস্তানক অনুৰোধ কৰে চিকিৎসা বিশেষজ্ঞ দলৰ সদস্যসকলৰ ভিজা অনুমতি দ্ৰুত কৰিবলৈ আৰু তেওঁলোকৰ পাকিস্তান ভ্ৰমণৰ সুবিধা প্ৰদান কৰিবলৈ পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা অস্থিৰ মনৰ ভাৰতীয় বুলি সন্দেহ কৰা কয়দীসকলৰ মানসিক অৱস্থা পৰীক্ষা কৰিবলৈ। লগতে পাকিস্তানলৈ যুটীয়া ন্যায়িক সমিতিৰ ভ্ৰমণ আয়োজন প্ৰস্তাৱিত কৰা হয়।

ভাৰত প্ৰতিশ্ৰুতিবদ্ধ অগ্ৰাধিকাৰত, ইজনে সিজনৰ দেশৰ কয়দী আৰু মাছমৰীয়াসকলে ক্ষেত্ৰকে ধৰি সকলো মানৱতা বিষয় সম্বোধন কৰাৰ প্ৰতি। এই সন্দৰ্ভত, ভাৰতে লগতে পাকিস্তানক আহান জনাইছে নিজৰ পক্ষত প্ৰয়োজনীয় কাৰ্য দ্ৰুত কৰিবলৈ 68জন পাকিস্তানী কয়দীৰ ৰাষ্ট্ৰীয়তা স্থিতি নিশ্চিত কৰিবলৈ, যাৰ ভিতৰত মাছমৰীয়াও আছে, যাৰ প্ৰত্যাপৰণ বাকী ৰৈ আছে পাকিস্তানৰ ফালৰ পৰা ৰাষ্ট্ৰীয়তা নিশ্চিত্যতাৰ প্ৰয়োজনৰ বাবে। ক'ভিড-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি, পাকিস্তানক অনুৰোধ কৰা হৈছে সকলো ভাৰতীয় আৰু ভাৰতীয় বুলি বিশ্বাসকৰা অসামৰিক কয়দী আৰু মাছমৰীয়াসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু মংগল নিশ্চিত কৰিবলৈ।

নতুন দিল্লী

জানুৱাৰী 01, 2022

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.